

Total No. of Printed Pages—15

2 SEM TDC GEMT (CBCS) 2 (A/B)

2 0 2 4

(May)

MATHEMATICS

(Generic Elective)

Paper : GE-2

Full Marks : 80
Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Paper : GE-2 (A)

(Differential Equations)

1. (a) অবকল সমীকরণ $\frac{dy}{dx} = (2x + y)^2$ বর্তমান লিখা। 1

Write the order of the differential equation $\frac{dy}{dx} = (2x + y)^2$.

- (b) $x dy - y dx$ পদবৰ বাবে অনুকলন উৎপাদক এটা লিখা,
যাতে ই যথৰ্থ হয়। 1

Write an integrating factor for the term
 $x dy - y dx$, so that it becomes exact.

(2)

- (c) সমীকরণ $x \frac{dy}{dx} - y = \log x$ বাবে অনুকলন
উৎপাদক নির্ণয় করা।

Find the integrating factor for the equation $x \frac{dy}{dx} - y = \log x$.

- (d) সমাধান করা (যি কোনো তিনটি) : $4 \times 3 = 12$

Solve (any three) :

$$(i) \sec^2 y \frac{dy}{dx} + 2x \tan y = x^3$$

$$(ii) \frac{dy}{dx} = \frac{x+2y-3}{2x+y-3}$$

$$(iii) \frac{dy}{dx} = x^3 y^3 - xy$$

$$(iv) e^x \frac{dy}{dx} = 2xy^2 + ye^x$$

$$(v) (x^2 + y^2) dy = xy dx$$

2. (a) যদি x^2 আৰু $\frac{1}{x^2}$ এটা অবকল সমীকরণৰ বৈধিকভাৱে
স্থতন্ত্র সমাধান হয়, তেন্তে ইয়াৰ সাধাৰণ সমাধান লিখা। 1

If x^2 and $\frac{1}{x^2}$ are linearly independent solution of a differential equation, then write its general solution.

(3)

- (b) এটা অবকল সমীকরণৰ দুটা সমাধান f_1 আৰু f_2
কেতিয়া বৈধিকভাৱে স্থতন্ত্র হ'ব, লিখা।

Write when two solutions f_1 and f_2 of a differential equation are linearly independent.

- (c) দেখুওৱা যে $\sin x$ অবকল সমীকরণ $\frac{d^2y}{dx^2} + y = 0$ ৰ

সকলো মান $-\infty < x < \infty$ বাবে এটা সমাধান। 2

Show that $\sin x$ is a solution of the differential equation $\frac{d^2y}{dx^2} + y = 0$ for all $-\infty < x < \infty$.

- (d) দেখুওৱা যে e^x আৰু e^{4x} সমীকরণ $\frac{d^2y}{dx^2} - 5 \frac{dy}{dx} + 4y = 0$ ৰ $-\infty < x < \infty$ অন্তৰালত
বৈধিকভাৱে স্থতন্ত্র সমাধান।

Show that e^x and e^{4x} are linearly independent solutions of $\frac{d^2y}{dx^2} - 5 \frac{dy}{dx} + 4y = 0$ on the interval $-\infty < x < \infty$.

- (e) $y = px + p$, $p = \frac{dy}{dx}$ সমীকরণৰ সমাধান লিখা। 1

Write the solution of $y = px + p$, $p = \frac{dy}{dx}$.

(4)

(f) সমাধান করা :

3

Solve :

$$p = \tan(px - y), p = \frac{dy}{dx}$$

(g) সমাধান করা (যি কোনো এটা) :

5

Solve (any one) :

$$(i) \quad y = 3px + 6p^2y^2, \quad p = \frac{dy}{dx}$$

$$(ii) \quad \frac{d^2y}{dx^2} - 2\frac{dy}{dx} + y = 0, \quad y(0) = 1, \quad y'(0) = 4$$

(h) সমাধান করা :

5

Solve :

$$\frac{d^3y}{dx^3} - 2\frac{d^2y}{dx^2} - \frac{dy}{dx} + 2y = 0$$

3. (a) অবকল সমীকরণ $\frac{d^3y}{dx^3} - 3\frac{d^2y}{dx^2} + 3\frac{dy}{dx} - y = 0$ ব
পরিপূরক ফলনটো লিখা।

1

Write the complementary function of
the differential equation

$$\frac{d^3y}{dx^3} - 3\frac{d^2y}{dx^2} + 3\frac{dy}{dx} - y = 0$$

(5)

(b) সমাধান করা (যি কোনো তিনটা) :

5×3=15

Solve (any three) :

$$(i) \quad \frac{d^2y}{dx^2} - 3\frac{dy}{dx} + 2y = 4x^2$$

$$(ii) \quad x^2 \frac{d^2y}{dx^2} - 3x \frac{dy}{dx} + 4y = 2x^2$$

$$(iii) \quad \left(\frac{d^2}{dx^2} + 1 \right)^2 y = \cos 3x$$

$$(iv) \quad \frac{d^2y}{dx^2} - 2\frac{dy}{dx} + 2y = e^x \sin x$$

$$(v) \quad \frac{dx}{dt} + \frac{dy}{dt} - x = -2t, \quad \frac{dx}{dt} + \frac{dy}{dt} - 3x - y = t^2$$

4. (a) আংশিক অবকল সমীকরণ $\frac{\partial^2 z}{\partial x^2} + \left(\frac{\partial z}{\partial y} \right)^3 = 0$ ব ক্রম
লিখা।

1

Write the order of the partial differential
equation $\frac{\partial^2 z}{\partial x^2} + \left(\frac{\partial z}{\partial y} \right)^3 = 0$.

(b) অবকল সমীকরণ $ap + bq = z$ ব লাগ্রাঞ্জের উপকরণ
সমীকরণ লিখা।

1

Write the Lagrange's auxiliary equation
for $ap + bq = z$.

(6 .)

- (c) বৈধিক আংশিক অবকল সমীকরণ সংজ্ঞা লিখা। 2

Define a linear partial differential equation.

- (d) যি কোনো তিনিটাৰ উত্তৰ কৰিবা : $4 \times 3 = 12$

Answer any three :

- (i) xy সমতলত কেন্দ্ৰহীতি r ব্যাসার্ধৰ সকলো গোলকৰ অবকল সমীকৰণ গঠন কৰা।

Form the differential equation of all spheres of radius r having centre in the xy -plane.

- (ii) সমাধান কৰা :

Solve :

$$p \tan x + q \tan y = \tan z$$

- (iii) সমাধান কৰা :

Solve :

$$z(xp - yq) = y^2 - x^2$$

- (iv) সমাধান কৰা :

Solve :

$$q = (z + px)^2$$

- (v) সমাধান কৰা :

Solve :

$$q = 3p^2$$

(7 .)

5. (a) এক-মাত্রিক ডিফিউচন সমীকৰণ লিখা।

1

Write the one-dimensional diffusion equation.

- (b) $\frac{\partial^2 u}{\partial x^2} = \frac{\partial^2 u}{\partial y^2}$ সমীকৰণটো পৰাবৃত্তীয়, অধিবৃত্তীয় বা উপবৃত্তীয় কি হয়, নিৰ্ণয় কৰা।

1

Determine whether the equation

$$\frac{\partial^2 u}{\partial x^2} = \frac{\partial^2 u}{\partial y^2}$$

is hyperbolic, parabolic or elliptic.

- (c) সমাধান কৰা (যি কোনো দুটা) :

5×2=10

Solve (any two) :

$$(i) \frac{\partial^2 z}{\partial x^2} = 2x$$

$$(ii) x \frac{\partial^2 z}{\partial x^2} = \frac{\partial z}{\partial x}$$

$$(iii) \frac{\partial^2 z}{\partial y^2} - xq = x^2$$

(8)

Paper : GE-2 (B)

(Econometrics)

1. শুন্দি উত্তরটো বাছি উলিওৱা/উত্তর দিয়া : $1 \times 8 = 8$

Choose the correct answer/Answer the following :

(a) নমান্য বৰ্ণনৰ প্ৰাচলবোৰ হ'ল

The parameters of normal distribution are

(i) মাধ্য μ আৰু মানক বিচলন σ

mean μ and standard deviation σ

(ii) মাধ্য μ আৰু π

mean μ and π

(iii) অপ্রতিসাময়ৰ ঘূৰ্ণক গুণাংক β_1 আৰু মানক বিচলন σ

moment coefficient of skewness β_1 and standard deviation σ

(iv) 0 আৰু 1

0 and 1

(9)

(b) k -সংখ্যক চলক বৈধিক সম্প্ৰয়ণ আহিত কোনটো অৱস্থায়ে বহুসংৰেখতাৰ উপস্থিতিৰ সংকেত দিয়ে ?

Which state indicates presence of multicollinearity in a k -variable linear regression model?

(i) R^2 ৰ মান নিম্ন আৰু লগতে t অনুপাতবোৰ কম তাৎপৰ্যপূৰ্ণ

Low R^2 associated with few significant t ratios

(ii) R^2 ৰ মান উচ্চ অথচ t অনুপাতবোৰ কম তাৎপৰ্যপূৰ্ণ

High R^2 , but few significant t ratios

(iii) ডাৰ্বিন-ৱাটচন d -সূচকৰ মান 2

The value of Durbin-Watson d -statistic is 2

(iv) t মানসমূহ তাৎপৰ্যপূৰ্ণ হয়
 t values are significant

(c) পাৰ্ক টেষ্ট তলৰ কোনটো নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা হয় ?

Which of the following is detected by Park test?

(i) বিষম-বিচলিতা/Heteroscedasticity

(ii) স্থং-সহসম্বন্ধ/Autocorrelation

(iii) বহুসংৰেখতা/Multicollinearity

(iv) নিৰ্ধাৰণ সমস্যা/Specification problem

(10)

(d) মূক চলকৰ মান হ'ল

Dummy variable takes the value(s)

(i) যি কোনো অপৰিমেয় সংখ্যা
any irrational number

(ii) π

(iii) 1, 0

(iv) যি কোনো স্বাভাবিক সংখ্যা
any natural number

(e) দ্বিতীয় প্রকাৰ ত্ৰুটিৰ সংজ্ঞা দিয়া।

Define type II error.

(f) বিষম-বিচালিতা উভৰ হৈৱাৰ এটা কাৰণ উল্লেখ কৰা।

Mention one cause of the presence of heteroscedasticity.

(g) সমাপ্ত্যগ সমীকৰণ এটাত অপ্রাসংগিক চলকৰ অন্তর্ভুক্তিকৰণৰ এটা ফলাফল উল্লেখ কৰা।

Mention one effect of inclusion of irrelevant variables in a regression equation.

(11)

(h) এটা পৰিমাপক 'সৰ্বোচ্চম' বুলি গণ কৰা হয়, যদিহে
An estimator is said to be 'best' if

(i) ই নিম্নতম প্ৰসৰণযুক্ত হয়
it possesses minimum variance

(ii) ই উচ্চ প্ৰসৰণযুক্ত হয়
it possesses high variance

(iii) ইয়াৰ মাধ্যৰ মান 0 হয়
its mean is 0

(iv) ই পক্ষপাতশূন্য হয়
it is unbiased

2. তলৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা : $4 \times 4 = 16$

Write short notes on any four of the following :

(a) নিয়ন্ত্ৰিত R^2

Adjusted R^2

(b) দ্বিতীয় প্রকাৰ ত্ৰুটি
Type II error

(c) বহুসংবেদতা উভৰ হৈৱাৰ উৎস বা কাৰণসমূহ
Sources of the presence of multicollinearity

- (d) χ^2 -বর্ণন
 χ^2 -distribution
- (e) সাধাৰণ ন্যূনতম বৰ্গ (OLS) পদ্ধতি
 Ordinary Least Squares (OLS) method

3. (a) (i) প্ৰসামান্য বৰ্ণনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 7

Mention the properties of normal distribution.

(ii) আকলক এটাৰ বৈধিকতা বৈশিষ্ট্যৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 5

Briefly explain the property of linearity of an estimator.

অথবা /Or

(b) (i) বিকল্প আৰু বিকল্প প্ৰকল্পৰ মাজত পাৰ্থক্য দৰ্শোৱা। 4

Differentiate between null hypothesis and alternative hypothesis.

(ii) প্ৰাচল আৰু প্ৰতিদৰ্শজৰ মাজত পাৰ্থক্য দৰ্শোৱা। 4

Differentiate between parameter and statistic.

(iii) χ^2 পৰীক্ষা ব্যৱহাৰৰ চৰ্তসমূহ উল্লেখ কৰা। 4

Mention the conditions for applying χ^2 test.

4. (a) সমাপ্রয়ণ আৰিং $Y_i = \alpha + \beta X_i + u_i$ দিয়া থাকিলে OLS আকলকসমূহ সৰ্বোভূম বৈধিক নিৰপেক্ষ আকলক হয় বুলি প্ৰমাণ কৰা। 11

Given the regression model $Y_i = \alpha + \beta X_i + u_i$, prove that the OLS estimators are best linear unbiased estimators.

অথবা /Or

(b) নিয়ন্ত্ৰিত তথ্যৰ পৰা বৈধিক সমাপ্রয়ণ সমীকৰণ Y ৰ ওপৰত X আৰু X ৰ ওপৰত Y আকলন কৰা :

Estimate linear regression equations of Y on X , and X on Y from the following data :

X :	8	6	4	3	2	1
Y :	3	5	8	7	6	4

5. (a) k -সংখ্যক চলক বৈধিক সমাপ্রয়ণ মডেল $y = X\beta + u$ ৰ পৰা $\hat{\beta}$ ৰ সাধাৰণ ন্যূনতম বৰ্গ আকলক নিৰ্ণয় কৰা। 11

Derive the ordinary least square estimator $\hat{\beta}$ from the k -variable linear regression model $y = X\beta + u$.

(14)

অথবা /Or

- (b) (i) ক্রিটিপদ্ব তাৎপর্য চমুকৈ আলোচনা কৰা। 4

Briefly discuss the significance of the error term.

- (ii) প্রকল্প পরীক্ষণৰ ধাপসমূহ চমুকৈ আলোচনা কৰা। 7

Briefly discuss the steps involved in hypothesis testing.

6. (a) বহসংবেদতা কি? ইয়াৰ প্ৰকাৰসমূহ কি কি?
বহসংবেদতাৰ নিৰাময়ৰ উপায়সমূহ আলোচনা কৰা।
2+2+7=11

What is multicollinearity? What are its types? Discuss the remedies of multicollinearity.

অথবা /Or

- (b) স্বয়ংসহসম্বন্ধ কি আৰু ইয়াৰ পৰিণাম কি? স্বয়ংসহসম্বন্ধ
চিনাক্ত কৰাৰ পদ্ধতিসমূহ আলোচনা কৰা। 2+2+7=11

What is autocorrelation and what are its consequences? Discuss the methods to detect autocorrelation.

(15)

7. (a) নিৰ্ধাৰণ সমস্যা কি? ধৰি লোৱা, এটা শুন্দি আৰিং হ'ল $Y_i = \beta_0 + \beta_1 X_{1i} + \beta_2 X_{2i} + u_i$. কিন্তু, শুন্দি আৰিংটোৰ পৰিৱৰ্তে তুমি আকলন কৰা আৰিংটো হ'ল $Y_i = \alpha_0 + \alpha_1 X_{1i} + V_i$. ইয়াৰ পৰিণামসমূহ দৰ্শাৰা।
5+6=11

What is specification problem?
Suppose, a true model is $Y_i = \beta_0 + \beta_1 X_{1i} + \beta_2 X_{2i} + u_i$. But instead of the true model you have estimated the model $Y_i = \alpha_0 + \alpha_1 X_{1i} + V_i$. Show the consequences.

অথবা /Or

- (b) নিৰ্ধাৰণ সমস্যাৰ পৰিণামসমূহ কি কি? নিৰ্ধাৰণ সমস্যা চিনাক্তকৰণৰ বাবে বামছেই আগবঢ়োৱা সমাপ্ত্যণ নিৰ্ধাৰণ কৃতি পৰীক্ষা আলোচনা কৰা।
6+5=11

What are the consequences of specification problem? Discuss Ramsey's regression specification error test to detect the specification problem.

★ ★ ★